

কানাডা বেংক

ভাৰত চৰকাৰৰ এটা উদ্যোগ
www.canarabank.com

Canara Bank

(A Government of India Undertaking)

Together We Can

ঋণৰ আবেদন / LOAN APPLICATION

(অনুগ্রহ কৰি এই প্র-পত্ৰখন ডাঙৰ আখৰেৰে পূৰণ কৰক
আৰু উপযুক্ত বাকচত টিক কৰক)/ (Please fill this form
in Capital letters and tick appropriate boxes)

ফটোগ্রাফ
Photographফটোগ্রাফ
Photograph

প্রতি / To

কানাডা বেংক / CANARA BANK

..... শাখা/Branch

আবেদনকাৰী
Applicantযৌথ আবেদনকাৰী/সহ আবেদনকাৰী/গ্যেৰণ্টৰ
Jt.Applicant/Co-obligant/Guarantor

মই/আমি আপোনাক অনুৰোধ কৰিছো যে বেংকৰ আঁচনি অনুসৰি মোক/আমাক তলত উল্লেখ কৰা ঋণ/ক্রেডিটৰ সুবিধাসমূহ
প্রদান কৰক।

I/We request you to grant me/us the loans/credit facilities indicated below as per the Bank's Scheme.

- | | | | |
|--|--|--|---|
| ☐ কানাডা বাহন
Canara Vehicle | ☐ কানাডাৰ বাজেট ((টিএল/অডি))
Canara Budget (TL/OD) | ☐ কানাডা পেঞ্চন
Canara Pension | ☐ কানাডা হোম লোন ছিকিউৰ
Canara Home Loan Secure |
| ☐ কানাডা সৌৰ
Canara Solar | ☐ শিক্ষকৰ ঋণ
Teacher's Loan | | |

প্রয়োজনীয় বিৱৰণ ইয়াৰ তলত দিয়া হৈছে / The necessary particulars are furnished hereunder:

আবেদনকাৰী/ APPLICANT

১/ ব্যক্তিগত বিৱৰণ / PERSONAL DETAILS

সম্পূৰ্ণ নাম / Full Name / শ্রী/শ্রীমতী/কুমাৰী/Mr/Mrs/Ms.

পিতৃ/স্বামীৰ নাম / Father's/Husband's Name

জন্ম তাৰিখ/ Date of Birth □□□□□□□□

লিংগ / Gender ☐ পুৰুষ /Male ☐ মহিলা/Female ☐ তৃতীয় লিংগ /Third gender

শ্ৰেণী / Category ☐ অ.জা /SC ☐ অ.জ.জা/ST ☐ বি.চি /BC ☐ অন্য/Others

সংখ্যালঘু সম্প্রদায়
Minority Community ☐ খ্রীষ্টান Christian ☐ মুছলমান Muslim ☐ পাৰ্চী Parsi ☐ শিখ Sikh ☐ জোৰাষ্ট্ৰিয়ান Zorastrian ☐ নব্য বৌদ্ধ Neo-Buddhist

আবাসিক অৱস্থা
Residential Status ☐ আৱাসী Resident ☐ অনাবাসী Non-Resident

শিক্ষাগত অৰ্হতা
Educational Qualifications ☐ অবৰ স্নাতক Undergraduate ☐ স্নাতক Graduate ☐ স্নাতকোত্তৰ Post Graduate ☐ পেছাদাৰী Professional
(নিৰ্দিষ্ট কৰক / specify)

বৈবাহিক অৱস্থা	☐ অবিবাহিত	☐ বিবাহিত	কানাডা বেংকৰ বৰ্তমানৰ গ্ৰাহক নেকি? হয়/নহয়
Marital Status	Unmarried	Married	Whether existing customer of Canara Bank? Y/N
নিৰ্ভৰশীলৰ সংখ্যা	☐ শিশু	☐ প্ৰাপ্তবয়স্ক	এছবি বা বৰ্তমান একাউণ্ট নম্বৰ:
No. of Dependents	Children	Adults	SB or Current Account Number:.....
			শাখা/Branch:
			একাউণ্ট খোলাৰ তাৰিখ:
			Date of Opening Account:
ভোটাৰ আইডি কাৰ্ড নং:.....	পাছপ'ৰ্ট নং	আধাৰ কাৰ্ড নং	
Voter ID Card No.	Passport No.	Aadhar Card No	
পেন নং:	যদি ব্যৱসায়, জিএছটি নম্বৰ		
PAN No.:	If Business, GST Number		
বৰ্তমানৰ থকাৰ ব্যৱস্থা	☐ মালিকানাধীন	☐ কোম্পানী প্ৰদান কৰা হৈছে	☐ পৰিয়াল
Present Accommodation	Owned	Company Provided	Family
	☐ টকা ভাড়া দিয়া হৈছে	☐ অন্যান্য (নিৰ্দিষ্ট কৰক)	
	Rented Rent paid Rs.	Others (Specify)	
যদি কৃষকক গৃহ ঋণ, কৃষকৰ শ্ৰেণী: প্ৰান্তীয়/সৰু/বৃহৎ			
If Housing Loan to Agriculturists, Category of Farmers: Marginal/Small / Large			
বৰ্তমানৰ আৱাসিক ঠিকনা/Present Residential Address :.....			
.....			
.....			
চহৰ/City	পিন ক'ড/ Pin code		
টেলিফোন (এছটিডি ক'ডৰ সৈতে)/Telephone (with STD code) মোবাইল নং/Moble No			
ই-মেইল আইডি/E-mail ID			
ওপৰৰ ঠিকনাত কিমান দিন বসবাস কৰি আছে/ Since how long at the above address :.....			
বছৰ/Years.....			
স্থায়ী ঠিকনা/Permanent Address •			
.....			
.....			
চহৰ/City	পিন ক'ড/ Pin code		
টেলিফোন (এছটিডি ক'ডৰ সৈতে)/Telephone (with STD code)			
যোগাযোগ কৰিবলগীয়া মেইল	☐ স্থায়ী ঠিকনা	☐ বৰ্তমান ঠিকনা	☐ কাৰ্যালয়ৰ ঠিকনা
Communication to be mailed to	Permanent Address	Present Address	Office Address

II. পেছাদাৰী বিৱৰণ/PROFESSIONAL DETAILS

দৰমহা* ☐ বহুজাতিক কোম্পানী ☐ পাব্লিক লিমিটেড কোম্পানী ☐ চৰকাৰী বিভাগ/পিএছইউ
Salaried* Multinational Co. Public Ltd. Co. Govt. Dept./PSU

☐ প্ৰাইভেট লিমিটেড কোম্পানী ☐ প্ৰপ/পাৰ্টনাৰশ্বিপ/এলএলপিএছ
Private Ltd."Co. Prop/Partnership / LLPS

স্বনিয়োজিত/ব্যৱসায়* ☐ উৎপাদন ☐ ট্ৰেডিং ☐ সেৱাসমূহ ☐ কৃষি
Self Employed/Business* Manufacturing Trading Services Agriculture

বিবিধ ☐ অৱসৰপ্ৰাপ্ত ☐ গৃহিণী ☐ ছাত্ৰ ☐ অন্যান্য (নিৰ্দিষ্ট কৰক)
Miscellaneous Retired Housewife Student Others (specify)

সংস্থাৰ নাম*/ Name of Organisation :
ব্যৱসায়ৰ প্ৰকৃতি / Nature of Business :
পদবী / Designation :
বিভাগ /Department :
সেৱাৰ দৈৰ্ঘ্য / Length of Service : বছৰ/Years.....
অৱসৰৰ তাৰিখ / Date of Retirement :
কাৰ্যালয়ৰ ঠিকনা/Office Address :

ৰাজ্যৰ ভিতৰত বা ৰাজ্যৰ বাহিৰত চাকৰি স্থানান্তৰযোগ্য বা স্থানান্তৰযোগ্য নহয়/Transferable within state OR outside state or Not transferable Job

টেলিফোন নং (এছটিডি কোডৰ সৈতে)/ Telephone No. (with STD Code),
কোম্পানীটোৰ কৰ্মচাৰীৰ বাবে কোনো বিশেষ পেকেজৰ অনুমতি দিয়া হৈছে নে নাই:

Whether any Special Package permitted for employees of the company: ☐ হয়/Yes ☐ নহয়/No

(*) বৰ্তমান ব্যৱসায়ত কিমান দিন, যদি ব্যৱসায় কৰি আছে

(*) HOW LONG IN THE PRESENT BUSINESS, if doing business

কৰ্মচাৰী নং I/ Employee No. :

ইপিএফ নং /EPF No.: :

সংস্থাত কৰ্মচাৰীৰ সংখ্যা / No. of Employees in the Organisation: :

মাহেকীয়া/বাৰ্ষিক আয়/Monthly / Annual Income Rs.: [উৎস/Source] :

ক্রেডিট কাৰ্ড নং/Credit Card No.: দ্বাৰা জাৰি কৰা হৈছে/Issued by: সীমাবদ্ধতা/Limit:

স্বামী/পত্নী কাম কৰি আছে নেকি /Is Spouse working: ☐ হয়/ Yes ☐ নহয় / No

যদি হ'ল, মাসিক আয় रु. / If Yes, Monthly Income Rs.: :

III. আয়ৰ বিৱৰণ / INCOME DETAILS

দৰমহাপ্ৰাপ্ত ব্যক্তি/পেন্সনাৰ / Salaried Persons/Pensioners:

মাহিলী মুঠ দৰমহা/পেন্সন/Monthly Gross Salary / Pension : টকা/Rs.....

মাহিলী নিকা দৰমহা/পেন্সন /Monthly Net Salary / Pension : টকা/Rs.....

অন্যান্য আয় (নিৰ্দিষ্ট কৰক)/ Other Income (specify)..... : টকা/Rs.....

দৰমহা পোৱা ব্যক্তিৰ বাহিৰে আন / Other than salaried persons:

বাৰ্ষিক মুঠ আয় / Annual Gross Income : টকা/Rs.....

বাৰ্ষিক নিকা আয় / Annual Net Income : টকা/Rs.....

আয়কৰ প্ৰদান কৰা হৈছে যদি আছে/ Income Tax Paid if any : টকা/Rs.....

বৰ্তমান বেংকিং ৰ সৈতে / Presently Banking with :
 (বেংকৰ নাম, শাখা / Name of the Bank, Branch) :
 জমা একাউণ্টৰ বিৱৰণ / Deposit Account Details : টকা/Rs.....

IV. সম্পত্তি আৰু দায়বদ্ধতাৰ বিৱৰণ / DETAILS OF ASSETS AND LIABILITIES

সম্পত্তিসমূহ / Assets	বিৱৰণ / Description	পৰিমাণ /Amount
স্থাবৰ সম্পত্তি /Immovable Property	:	
বিনিয়োগ /Investments	:	
বেংকৰ সৈতে সঞ্চয় /Savings with Banks:	:	
অন্যান্য/Others (ধাৰ্য্য কৰক/Specify):	:	
মুঠ /Total	:	

দায়বদ্ধতা / Liabilities

নাম Name	ঋণৰ প্ৰকৃতি Nature of Loan	ঋণৰ পৰিমাণ (টকা/ Rs.) Loan Amount (ট./Rs.)	বৰ্তমানৰ দায়বদ্ধতা Present Liability (টকা/Rs.)	অতিৰিক্ত যদি আছে, Overdues if any (টকা/Rs.)	নিৰাপত্তাৰ বিৱৰণ Security Detalls
বেংক/ বিন্ধ্য প্ৰতিষ্ঠান Bank/ Financial Institution					
নিয়োগকৰ্তা Employer					
অন্যান্য (নিৰ্দিষ্ট কৰক)Others (Specify)					
মুঠ/Total					

আমাৰ বীমা আঁচনিৰ অধীনত জীৱন বীমা কভাৰৰ বাবে আপুনি আগ্ৰহী হ'বনে? হয়/নহয়
 Would you be interested in opting for life Insurance cover under our Insurance scheme? Yes/No

V. ব্যক্তিগত সংঘৰ বিৱৰণ / PERSONAL ASSOCIATION DETAILS

ক. আবেদনকাৰী আমাৰ বেংকৰ অধ্যক্ষ/সঞ্চালক / আন কোনো বেংক, আমাৰ বেংকৰ কোনো কৰ্মচাৰীৰ সৈতে সম্পৰ্কিত নেকি?/ Whether Applicant is related to Chairman/Director of our Bank / any other bank, any employees of our Bank:

☐ হয়/ Yes ☐ নহয়/ No

যদি হয় তেন্তে সম্পৰ্কৰ সবিশেষ দিব/If yes, please furnish details of relationship

* সম্পৰ্ক মানে আৰু ইয়াৰ ভিতৰত পত্নী, পিতৃ, মাতৃ (সতি-সন্তৃতিকে ধৰি), পুত্ৰ, (সন্তান-সন্তানকে ধৰি), পুত্ৰৰ পত্নী, কন্যা (সন্তান-কন্যাকে ধৰি), কন্যাৰ স্বামী ভাতৃ (সতি-সন্তৃতিকে ধৰি), ভাতৃৰ পত্নী, ভগ্নী (সতি-সন্তৃতিকে ধৰি), ভগ্নীৰ স্বামী, ভাতৃ (সন্তানকে ধৰি) পত্নীৰ সতি-সন্ততি, পত্নীৰ ভগ্নী (সন্তান ভগ্নীকে ধৰি) /Relationship means and includes spouse, father, mother (including step-mother), son, (including Step-son), son's wife, daughter (Including step-daughter), daughter's husband brother (Including step-brother), brother's wife, sister (including step-sister), sister's husband, brother (including step-brother of the spouse, sister (including step-sister), of spouse.

খ. আবেদনকাৰী আমাৰ বেংকৰ / আন কোনো বেংকৰ অধ্যক্ষ / সঞ্চালক নেকি?

Whether Applicant is the Chairman / Director of our Bank / any other Bank? ☐ হয়/ Yes ☐ নহয়/ No

যদি হয়, তেন্তে সবিশেষ তথ্য প্ৰদান কৰক/If yes, please furnish details

আপোনাৰ কোনো ঘনিষ্ঠ আত্মীয়ই আমাৰ বেংকৰ পৰা আন কোনো ঋণৰ সুবিধা লাভ কৰিছে নে নাই।
Whether any of your close relative/s have availed any other loan facility from our Bank.

যদি হয়, তেন্তে সবিশেষ তথ্য প্ৰদান কৰক/If yes, please furnish details ☐ হয়/ Yes ☐ নহয়/ No

ঘনিষ্ঠ আত্মীয়ৰ নাম Name of the Close Relative	আবেদনকাৰীৰ সৈতে সম্পৰ্ক* Relationship with applicant*	ঋণৰ প্ৰকৃতি Nature of Loan	সীমিত কোৱাণ্টাম Limit Quantum	শাখা য'ৰ পৰা ঋণৰ সুবিধা আছিল /Branch from where loan availed

ঘনিষ্ঠ আত্মীয়: ক) পিতৃ; খ) মাতৃ; গ) পত্নী; ঘ) ভাই; ঙ) ভনীয়েক; চ) পুত্ৰ; ছ) কন্যা

Close relatives: a) Father; b) Mother; c) Spouse; d) Brother; e) Sister; f) Son; g) Daughter

যোথ আবেদনকাৰী/সহ-দায়বদ্ধ/নিশ্চয়তা / JT. APPLICANT/CO-OBLIGANT/GUARANTOR

ক. ব্যক্তিগত বিৱৰণ / PERSONAL DETAILS

সম্পূৰ্ণ নাম / Full Name / শ্ৰী/শ্ৰীমতী/কুমাৰী/Mr/Mrs/Ms.

পিতৃ/স্বামীৰ নাম / Father's/Husband's Name

জন্ম তাৰিখ/ Date of Birth

লিংগ / Gender ☐ পুৰুষ /Male ☐ মহিলা/Female ☐ তৃতীয় লিংগ /Third gender

শ্ৰেণী / Category ☐ অ.জা /SC ☐ অ.জ.জা/ST ☐ বি.চি /BC ☐ অন্য/Others

সংখ্যালঘু সম্প্ৰদায়
Minority Community ☐ খ্ৰীষ্টান Christian ☐ মুছলমান Muslim ☐ পাৰ্চী Parsi ☐ শিখ Sikh ☐ জোৰাষ্ট্ৰীয়ান Zorastrian ☐ নব্য বৌদ্ধ Neo-Buddhist

আৱাসিক অৱস্থা
Residential Status ☐ আৱাসী Resident ☐ অনাবাসী Non-Resident

শিক্ষাগত অৰ্হতা
Educational Qualifications- ☐ অবৰ স্নাতক Undergraduate ☐ স্নাতক Graduate ☐ স্নাতকোত্তৰ Post Graduate ☐ পেছাদাৰী Professional
(নিৰ্দিষ্ট কৰক / specify)

বৈবাহিক অৱস্থা
Marital Status ☐ অবিবাহিত Unmarried ☐ বিবাহিত Married

নিৰ্ভৰশীলৰ সংখ্যা
No. of Dependents ☐ শিশু Children ☐ প্ৰাপ্তবয়স্ক Adults
ভোটাৰ আইডি কাৰ্ড নং
Voter ID Card No. ☐ পাছপ'ৰ্ট নং Passport No. ☐ আধাৰ কাৰ্ড নং Aadhar Card No.

পেন নং:
PAN No.: যদি ব্যৱসায়, জি এছ টি নম্বৰ
If Business, GST Number

বৰ্তমানৰ থকাৰ ব্যৱস্থা
Present Accommodation ☐ মালিকানাধীন Owned ☐ কোম্পানী প্ৰদান কৰা হৈছে Company Provided ☐ পৰিয়াল Family

☐ ভাড়া দিয়া হৈছিল টকা

Rented Rent paid Rs.....

☐ অন্যান্য (নিৰ্দিষ্ট কৰক)

Others (Specify)

বৰ্তমানৰ আৱাসিক ঠিকনা/

Present Residential Address

চহৰ /City পিন কড /Pin code.....

ফোন(এছটিডি ক'ডৰ সৈতে)/Phone (with STD code)

মোবাইল নং/Mobile No.....

ই-মেইলআইডি/

E-mail ID.....

বৰ্তমানৰ ঠিকনাত থকাৰ সময়সীমা/Duration of stay at present address :

বছৰ/Year

স্থায়ী ঠিকনা /Permanent Address:

চহৰ /City পিন কড /Pin code.....

ফোন(এছটিডি ক'ডৰ সৈতে)/Phone (with STD code) মোবাইল নং/Mobile No.....

মেইল কৰিবলগীয়া যোগাযোগ

☐ স্থায়ী ঠিকনা

☐ বৰ্তমানৰ ঠিকনা

☐ কাৰ্যালয়ৰ ঠিকনা

Communication to be mailed to

Permanent Address

Present Address

Office Address

যৌথ আবেদন / সহ-দায়বদ্ধ / নিশ্চয়তাদাতা/JT. APPLICATION / CO-OBLIGANT / GUARANTOR

খ/B. পেছাদাৰী বিৱৰণ/PROFESSIONAL DETAILS

দৰমহা*

Salaried*

☐ বহুজাতিক কোম্পানী

Multinational Co

☐ পাব্লিক লিমিটেড কোম্পানী

Public Ltd. Co.

☐ চৰকাৰী বিভাগ/পিএছইউ

Govt. Dept./PSU

☐ প্ৰাইভেট লিমিটেড কোম্পানী

Private Ltd."Co.

☐ প্রপ/পার্টনারশ্বিপ/এলএলপিএছ

Prop/Partnership / LLPS

স্বনিয়োজিত/ব্যৱসায়•

Self Employed/Business•

☐ উৎপাদন

Manufacturing

☐ ট্ৰেডিং

Trading

☐ সেৱাসমূহ

Services

☐ কৃষি

Agriculture

বিবিধ

Miscellaneous

☐ অৱসৰপ্ৰাপ্ত

Retired

☐ গৃহিণী

Housewife

☐ ছাত্ৰ

Student

☐ অন্যান্য (নিৰ্দিষ্ট কৰক)

Others (specify)

সংস্থৰ নাম*/ Name of Organisation

ব্যৱসায়ৰ প্ৰকৃতি / Nature of Business

পদবী / Designation

বিভাগ /Department

সেৱাৰ দৈৰ্ঘ্য / Length of Service

অৱসৰৰ তাৰিখ / Date of Retirement

:

:

:

:

: বছৰ/Years.....

:

Internal

কাৰ্যালয়ৰ ঠিকনা/Office Address :

ৰাজ্যৰ ভিতৰত বা ৰাজ্যৰ বাহিৰত চাকৰি স্থানান্তৰযোগ্য বা স্থানান্তৰযোগ্য নহয়/Transferable within state OR outside state or Not transferable Job

টেলিফোন নং (এছটিডি কোডৰ সৈতে) /Telephone No. (with STD Code),

কৰ্মচাৰী নং / Employee No. :

ইপিএফ নং /EPF No.: :

সংস্থাটোত কৰ্মচাৰীৰ সংখ্যা / No. of Employees in the Organisation :

মাহেকীয়া/বাৰ্ষিক আয়/Monthly / Annual Income Rs.: [উৎস/Source]:

ক্রেডিট কার্ড নং/Credit Card No.: দ্বাৰা জাৰি কৰা হৈছে/Issued by: সীমাবদ্ধতা/Limit:

স্বামী/পত্নী কাম কৰি আছে নেকি /Is Spouse working: ☐ হয়/ Yes ☐ নহয় / No

যদি আছে, মাহিলী আয় টকা / If Yes, Monthly Income Rs.: :

যৌথ আবেদনকাৰী/সহ-দায়বদ্ধ/গ্যেৰাণ্টৰ / JT. APPLICANT/CO-OBLIGANT/GUARANTOR
গ. আয়ৰ বিৱৰণ / INCOME DETAILS

দৰমহাপ্ৰাপ্ত ব্যক্তি/পেন্সনাৰ / Salaried Persons/Pensioners:

মাহিলী মুঠ দৰমহা/পেন্সন/Monthly Gross Salary / Pension : টকা/Rs.....

মাহিলী নিকা দৰমহা/পেন্সন /Monthly Net Salary / Pension : টকা/Rs.....

অন্যান্য আয় (নিৰ্দিষ্ট কৰক)/ Other Income (specify)..... : টকা/Rs.....

দৰমহা পোৱা ব্যক্তিৰ বাহিৰে আন / Other than salaried persons:

বাৰ্ষিক মুঠ আয় / Annual Gross Income : টকা/Rs.....

বাৰ্ষিক নিকা আয় / Annual Net Income : টকা/Rs.....

আয়কৰ প্ৰদান কৰা হৈছে যদি আছে/ Income Tax Paid if any : টকা/Rs.....

বৰ্তমান বেংকিং ৰ সৈতে / Presently Banking with :

(বেংকৰ নাম, শাখা / Name of the Bank, Branch) :

জমা একাউণ্টৰ বিৱৰণ / Deposit Account Details : টকা/Rs.....

যৌথ আবেদনকাৰী/সহ-দায়বদ্ধ/গ্যেৰাণ্টৰ/ JT. APPLICANT/CO-OBLIGANT/GUARANTOR
IV. সম্পত্তি আৰু দায়বদ্ধতাৰ বিৱৰণ / DETAILS OF ASSETS AND LIABILITIES

সম্পত্তিসমূহ / Assets

স্থাবৰ সম্পত্তি /Immovable Property :

বিনিয়োগ /Investments :

বেংকৰ সৈতে সঞ্চয় /Savings with Banks: :

অন্যান্য/Others (ধাৰ্য্য কৰক/Specify): :

মুঠ /Total :

দায়বদ্ধতা / Liabilities

নাম Name	ঋণৰ প্ৰকৃতি Nature of Loan	ঋণৰ পৰিমাণ (টকা/ Rs.) Loan Amount (টকা/Rs.)	বৰ্তমানৰ দায়বদ্ধতা Present Liability (টকা/Rs.)	অতিৰিক্ত যদি আছে, Overdues if any (টকা/Rs.)	নিৰাপত্তাৰ বিৱৰণ Security Details
বেংক/ বিত্তীয় প্ৰতিষ্ঠান Bank/					

Financial Institution						
নিয়োগকর্তা Employer						
অন্যান্য (নির্দিষ্ট কৰক)Others (Specify)						
মুঠ/Total						

যৌথ আবেদনকাৰী/সহ-দায়বদ্ধ/গ্যেৰাণ্টৰ / JT. APPLICANT/CO-OBLIGANT/GUARANTOR

v. ব্যক্তিগত সংঘৰ বিৱৰণ / PERSONAL ASSOCIATION DETAILS

ক. আবেদনকাৰী আমাৰ বেংকৰ অধ্যক্ষ/সঞ্চালক / আন কোনো বেংক, আমাৰ বেংকৰ কোনো কৰ্মচাৰীৰ সৈতে সম্পৰ্কিত নেকি?/ Whether Applicant is related to Chairman/Director of our Bank / any other bank, any employees of our Bank:

☐ হয়/ Yes

☐ নহয়/ No

যদি হয় তেন্তে সম্পৰ্কৰ সবিশেষ দিব/If yes, please furnish details of relationship

* সম্পৰ্ক মানে আৰু ইয়াৰ ভিতৰত পত্নী, পিতৃ, মাতৃ (সতি-সন্ততিকৈ ধৰি), পুত্ৰ, (সন্তান-সন্তানকে ধৰি), পুত্ৰৰ পত্নী, কন্যা (সন্তান-কন্যাকে ধৰি), কন্যাৰ স্বামী ভাতৃ (সতি-সন্ততিকৈ ধৰি), ভাতৃৰ পত্নী, ভগ্নী (সতি-সন্ততিকৈ ধৰি), ভগ্নীৰ স্বামী, ভাতৃ (সন্তানকে ধৰি পত্নীৰ সতি-সন্ততি), পত্নীৰ ভগ্নী (সন্তান ভগ্নীকে ধৰি) /Relationship means and includes spouse, father, mother (including step-mother), son, (including Step-son), son's wife, daughter (Including step-daughter), daughter's husband brother (Including step-brother), brother's wife, sister (including step-sister), sister's husband, brother (including step-brother of the spouse, sister (including step-sister), of spouse.

খ. আবেদনকাৰী আমাৰ বেংকৰ / আন কোনো বেংকৰ অধ্যক্ষ / সঞ্চালক নেকি?

Whether Applicant is the Chairman / Director of our Bank / any other Bank?

☐ হয়/ Yes

☐ নহয়/ No

যদি হয়, তেন্তে সবিশেষ তথ্য প্ৰদান কৰক/If yes, please furnish details

আপোনাৰ কোনো ঘনিষ্ঠ আত্মীয়ই আমাৰ বেংকৰ পৰা আন কোনো ঋণৰ সুবিধা লাভ কৰিছে নে নাই।

Whether any of your close relative/s have availed any other loan facility from our Bank.

যদি হয়, তেন্তে সবিশেষ তথ্য প্ৰদান কৰক/If yes, please furnish details

☐ হয়/ Yes

☐ নহয়/ No

ঘনিষ্ঠ আত্মীয়ৰ নাম Name of the Close Relative	আবেদনকাৰীৰ সৈতে সম্পৰ্ক* Relationship with applicant*	ঋণৰ প্ৰকৃতি Nature of Loan	সীমিত কোৱাণ্টাম Limit Quantum	শাখা য'ৰ পৰা ঋণৰ সুবিধা আছিল /Branch from where loan availed

ঘনিষ্ঠ আত্মীয়: ক) পিতৃ; খ) মাতৃ; গ) পত্নী; ঘ) ভাই; ঙ) ভনী; চ) পুত্ৰ; ছ) কন্যা

Close relatives: a) Father; b) Mother; c) Spouse; d) Brother; e) Sister; f) Son; g) Daughter

আবেদনকাৰী / APPLICANT

VI. ঋণৰ উদ্দেশ্য / PURPOSE OF LOAN

ক. কানাডাৰ বাহন সংক্ৰান্তত / In Respect of Canara Vehicle

ক্ৰয় / Purchase of ☐ বাহন / Car ☐ জীপ* /Jeep * ☐ টু হুইলাৰ* /Two Wheeler*

☐ ব্ৰেণ্ড নিউ /*Brand New ☐ ব্যৱহৃত /Used

বাহন আৰু মডেলৰ তৈয়াৰী /Make of the Vehicle & Model :

ডিলাৰৰ নাম আৰু ঠিকনা / Name and Address of the Dealer :

চালানৰ মূল্য / Invoice value : টকা/Rs

ব্যৱহৃত চাৰিচকীয়া বাহনৰ ক্ষেত্ৰত*/ In case of used four wheelers* :

i) এজন অটোমোবাইল অভিযন্তাৰ দ্বাৰা মূল্যায়ন / মূল্যায়ন কৰা মূল্য

Value as appraised / assessed by an Automobile Engineer টকা/Rs

ii) বিক্ৰেতা আৰু ক্ৰেতাৰ মাজত চুক্তিবদ্ধ মূল্য /

Agreed price between seller and the buyer : টকা/Rs

iii) মূলতঃ ক্ৰয় মূল্য / Original purchase price

: টকা/Rs

ঋণৰ বাবে আবেদন কৰা হৈছে / Loan applied for

: টকা/Rs

খ. সংক্ৰান্তত

ঋণৰ উদ্দেশ্য

আবেদন কৰা ঋণৰ পৰিমাণ (টকা)

In Respect of

Purpose of loan

Amount of loan applied for (Rs.)

☐ কানাডাৰ বাজেট/Canara Budget

☐ কানাডা পেঞ্চন/Canara Pension

☐ কানাডা সৌৰ /Canara Solar

☐ শিক্ষকৰ ঋণ /Teacher's Loan

☐ কানাডা হোম লোন ছিকিউৰ/

Canara Home Loan Secure

* প্রফৰ্মা চালান/উদ্ধৃতি / Proforma Invoice/Quotation

VII. ঋণ পুনৰ পৰিশোধ কৰা / REPAYMENT OF LOAN:

পুনৰ পৰিশোধৰ সময়সীমা / Repayment period:..... মাহ/ Months

পুনৰ ধন পৰিশোধৰ ধৰণ / MODE OF REPAYMENT :

☐ আপোনাৰ ওচৰত মোৰ/আমাৰ এছ বি এ/চি নং..... দৰমহা ক্রেডিট কৰিবলৈ দৰমহা
প্রদানকাৰী কৰ্তৃপক্ষ/নিয়োগকৰ্তাৰ সৈতে অপ্ৰত্যাখ্যৰযোগ্য আদেশ পঞ্জীয়ন কৰি /By registering
irrevocable mandate with the Salary paying authority/Employer to Credit salary to my/our SE
A/c No..... with you.

- ☐ আপোনাৰ সৈতে মোৰ/আমাৰ এছ বি/ঋণ একাউণ্ট নং ()লৈ ঋণৰ কিস্তি/সুদ প্ৰেৰণ কৰিবলৈ দৰমহা প্ৰদানকাৰী কৰ্তৃপক্ষ/নিয়োগকৰ্তাৰ সৈতে অপ্ৰত্যাখ্যায়িত আদেশ পঞ্জীয়ন কৰি/ By registering irrevocable mandate with the salary paying authority/Employer to remit loan installments/Interest to my/our SB/Loan A/c. No. with you.
- ☐ আপোনাৰ সৈতে মোৰ/আমাৰ এছবি একাউণ্ট নংৰ পৰা ঋণৰ কিস্তি আৰু সুত কৰ্তনৰ বাবে অপ্ৰত্যাখ্যায়িত আদেশ /Irrevocable Mandate for deduction of loan installments and interest from my/our SB A/c. No. with you
- ☐ পিডিচি/Post dated Cheques ☐ ইচিএছ/ECS ☐ আন যিকোনো/Any other ☐ নিৰ্দিষ্ট কৰক/Specify

**সংলগ্ন কৰিবলগীয়া সমৰ্থনকাৰী নথিপত্ৰসমূহৰ তালিকা /
List of supporting documents to be attached**

- ☐ আবেদনকাৰী/সকল আৰু গ্যেৰাণ্টৰ/সহ-দায়বদ্ধসকলৰ পাছপ'ৰ্ট আকাৰৰ ২ কপি ফটো/2 copies of passport size photographs of the applicant/s and guarantor/s/co-obligants
- ☐ প্ৰফৰ্মা চালান/সমূহ/ Proforma Invoice/s
- ☐ ব্যৱহৃত বাহনৰ ক্ষেত্ৰত অটোমোবাইল অভিযন্তাৰ মূল্যায়ন প্ৰতিবেদন (যদি প্ৰযোজ্য হয়)/Valuation report of automobile engineer in respect of used vehicles (if applicable)

**উপৰোক্ত নথি-পত্ৰৰ উপৰিও তলত দিয়া নথি-পত্ৰ দৰমহাপ্ৰাপ্ত ব্যক্তিয়ে দাখিল কৰিব লাগিব
In addition to the above documents, following are to be submitted by Salaried Persons**

- ☐ কৰ্তনৰ সবিশেষ আৰু ১৬ নং প্ৰপত্ৰৰ সৈতে শেহতীয়া দৰমহাৰ প্ৰমাণপত্ৰ
Latest salary certificate with details of deductions and Form No. 16
স্বনিয়োজিত / বেতনহীন শ্ৰেণী / পেছাদাৰী
Self-employed / Non-salaried class / Professionals
- ☐ যোৱা দুবছৰ ধৰি দাখিল কৰা আই টি ৰিটাৰ্ন আই টি কৰ্তৃপক্ষই স্বীকাৰ কৰিছে /IT returns filed for the past two years acknowledged by IT authorities
- ☐ আইটিএঅ', যদি মূল্যায়ন কৰা হয় /ITAO, if assessed

VIII. ঘোষণা /DECLARATION

- ১/ মই/আমি ইয়াৰ দ্বাৰা এই আবেদন প্ৰপত্ৰৰ ঋণ অনুৰোধ স্তম্ভত উল্লেখ কৰা পৰিসৰলৈকে কানাড়া বেংকৰ পৰা ঋণৰ বাবে আবেদন কৰোঁ।
I/We hereby apply for a loan from Canara Bank to the extent indicated in the Loan Request column of this application form.

- ২) মই/আমি ঘোষণা কৰোঁ যে এই আবেদন প্র-পত্ৰত প্রদান কৰা পূৰ্বৰ বিৱৰণ আৰু তথ্যসমূহ সত্য সঠিক আৰু সম্পূৰ্ণ আৰু সেইবোৰেই মোক/আমাক অনুমোদন জনোৱাৰ সিদ্ধান্ত লোৱা যিকোনে ঋণৰ ভিত্তি গঠন কৰিব।
I/We declare that the foregoing particulars and information furnished in this application form are true, accurate and complete and that they shall form the basis of any loan Canara Bank may decide to sanction to me/us.
- ৩) মই/আমি নিশ্চিত কৰোঁ যে মোৰ/আমাৰ বিৰুদ্ধে কোনো ধৰণৰ দ্বিধাহীনতাৰ কাৰ্য্যবিধি হোৱা নাই, হোৱা নাই, আৰু মোক/আমাক ঋণহীন বুলি বিচাৰ কৰা হোৱা নাই।
I/We confirm that I have / had no insolvency proceedings against me/us, nor have I/we been adjudicated insolvent.
- ৪) মই/আমি ন্যায্য অনুশীলন সংহিতাৰ কপি পোৱাটো নিশ্চিত কৰোঁ আৰু একেখিনি পঢ়াটো নিশ্চিত কৰোঁ।
I/We confirm having received a copy of Fair Practice Code and confirm having read the same.
- ৫) মই/ আমি আৰু নিশ্চিত কৰোঁ যে মই চৰ্ত আৰু নিয়ম পঢ়িছো আৰু তাত থকা বিষয়বস্তু বুজি পাইছো।
I/ We further confirm that I have read the terms and conditions and understood the contents therein.
- ৬) মই/আমি নিশ্চিত কৰোঁ যে নিৰাপত্তা হিচাপে আগবঢ়োৱা সম্পত্তিৰ বিষয়ত কোনো গোচৰ বাকী নাই।
I/We confirm that no litigation is pending in the matter of property offered as security.
- ৭) ঋণগ্ৰহণকাৰী বা তেওঁলোকৰ অংশীদাৰ/পৰিচালক আদিৰ বিৰুদ্ধে বেংককে ধৰি আন এজন বিত্তীয় ব্যক্তিয়ে আৰম্ভ কৰা আদালতৰ গোচৰৰ সৈতে জড়িত তথ্য, যদি আছে।
Information relating to Court cases, if any, initiated by another financier including banks against the borrowers or their partners/directors etc.
- ৮) মই/আমি ইয়াৰ দ্বাৰা এই কথাত সন্মত যে কানাড়া বেংকে নিজৰ বিবেচনা অনুসৰি এই আবেদনৰ সন্দৰ্ভত বিচক্ষণ তদন্ত কৰিব পাৰে।
I/We hereby agree that Canara Bank may at its discretion conduct discreet enquiry in respect of this application.
- ৯) মই/ আমি মোৰ বৃত্তি/নিয়োগ, আৱাসিক ঠিকনাৰ যিকোনো পৰিৱৰ্তনৰ বিষয়ে জনোৱাৰ প্ৰতিশ্ৰুতি দিছো আৰু বেংকৰ প্ৰয়োজন হ'ব পৰা অধিক তথ্য প্ৰদান কৰিছো।
I/ We undertake to inform as to any change in my occupation/employment, residential address and provide any further information that the Bank may require.

- ১০) মই/আমি এই কথাত সন্মত যে এই আবেদন নাকচ কৰাৰ/খণৰ পৰিমাণ হ্ৰাস কৰাৰ কোনো কাৰণ নেদেখুৱাকৈ কানাড়া বেংকৰ একমাত্র বিবেচনা থাকিব।
I/We agree that Canara Bank shall have the sole discretion to reject this application/reduce the loan amount without assigning any reason therefor.
- ১১) মই/আমি আৰু একমত যে মোৰ খণৰ লেনদেন কানাড়া বেংকৰ নিয়ম অনুসৰি পৰিচালিত হ'ব যিবোৰ সময়ে সময়ে বলবৎ হ'ব পাৰে।
I/We further agree that my loan transaction shall be governed by the rules of Canara Bank which may be in force from time to time.

আবেদনকাৰীৰ স্বাক্ষৰ
SIGNATURE OF THE APPLICANT

যৌথ আবেদনকাৰী/সহ-দায়বদ্ধ/গ্যেৰাণ্টৰৰ স্বাক্ষৰ
SIGNATURE OF THE JT. APPLICANT/CO-OBLIGANT/GUARANTOR

স্থান/Place
তাৰিখ/Date

স্থান/Place
তাৰিখ/Date

কাৰ্যালয় ব্যৱহাৰৰ বাবে / FOR OFFICE USE

ক্রেডিট ৰিপৰ্ট নং/Credit Report No.

তাৰিখ/Date

গ্ৰাহক আইডি/ Customer ID.

তলত বিতংভাৱে উল্লেখ কৰা চৰ্ত আৰু নিয়মসমূহৰ ওপৰত তলত দিয়া সীমা অনুমোদিত /The following limit is sanctioned on the terms and conditions detailed below.

সীমাৰ প্ৰকৃতি/Nature of Limit interest"	ৰাশি(টকা)/Amount (Rs.)	মাৰ্জিন/Margin	সুতৰ হাৰ/Rate of
পৰিশোধৰ চৰ্ত/ Repayment conditions	প্ৰচেছিং চাৰ্জ, নথিপত্ৰ চাৰ্জ আদি/ Processing Charges, Documentation Charges, etc.	ব্যক্তিগত গ্যেৰাণ্টীকে ধৰি সুৰক্ষাৰ সবিশেষ/ Details of security including personal guarantee	

*বেংকে সময়ে সময়ে সিদ্ধান্ত লোৱাৰ দৰে পৰিৱৰ্তন হ'ব পাৰে/

*Subject to change as decided by the Bank from time to time.

অন্যান্য চৰ্ত আৰু নিয়ম/Other terms & conditions:

- ১) বেংকে খণগ্ৰহণকাৰীক যুক্তিসংগত জাননী দি যিকোনো পৰ্যায়ত আৰ্থিক সাহায্য আংশিকভাৱে বা সম্পূৰ্ণৰূপে বাতিল কৰিব পাৰে বা উলিয়াব / বন্ধ কৰিব পাৰে। এই পত্ৰৰ তাৰিখৰ পৰা ৬ মাহৰ ভিতৰত অনুমোদিত খণৰ সুবিধাসমূহ লাভ কৰিব লাগিব, যিটো নহ'লে সীমা স্বয়ংক্ৰিয়ভাৱে বাতিল হৈ থাকিব।
The Bank may revoke in part or in full or withdraw / stop financial assistance at any stage by giving reasonable notice to the borrower Credit facilities sanctioned are to be availed within 6 months from the date of this letter, failing which, the limits will automatically stand cancelled.

- 2.
- 3.
- 4.

পৰিচালক/জ্যেষ্ঠ ব্যৱস্থাপক/মুখ্য পৰিচালক
MANAGER/SENIOR MANAGER/CHIEF MANAGER

অনুমোদনৰ সকলো চৰ্ত আৰু নিয়ম গ্ৰহণ কৰিলে
Accepted all the terms and conditions of sanction

খণগ্ৰহণকাৰী/সকল / সহ-দায়বদ্ধতা/গ্যেৰাণ্টৰ /BORROWER/S / CO-OBLIGANT/GUARANTOR
Internal

Internal

শাখা/কাৰ্যালয়লৈ নিৰ্দেশনা:

গ্ৰাহকক আবেদন পত্ৰ প্ৰদান কৰাৰ আগতে য'তেই প্ৰযোজ্য হয় তাতেই যোগ্য চাৰ্জ পূৰণ কৰিবলৈ অনুৰোধ জনোৱা হ'ল।

INSTRUCTIONS TO BRANCHES/OFFICES:

Please note to fill up the eligible charges wherever applicable before handing over the application forms to the customers.

ঋণ লোৱাৰ পেছাৰ ওপৰত নিৰ্ভৰ কৰি দাখিল কৰিবলগীয়া নথি-পত্ৰ:

Documents to be submitted depending upon the profession of borrower:

ক. দৰমহাপ্ৰাপ্ত শ্ৰেণী:/ Salaried Class:

- শেহতীয়া ৬ মাহৰ দৰমহাৰ স্লিপ আৰু শেহতীয়া মূল দৰমহাৰ প্ৰমাণপত্ৰ ফ্ৰিথ কৰ্তনৰ বিৱৰণ
Latest 6 months salary slips and latest original salary certificate with details of deduction.
- যোৱা ৬ মাহৰ বেংকৰ দৰমহাৰ একাউণ্টৰ বিৱৰণ/
Bank statement of salary account for past 6 months.
- দুখন পাছপ'ৰ্ট আকাৰৰ ফটো/ Two passport size photographs.
- নিশ্চিত সেৱাৰ প্ৰমাণ/ Proof of confirmed service.
- পেন কাৰ্ড (ফটো কপি)/ PAN card (photo copy).
- আবেদনকাৰীৰ বয়সৰ প্ৰমাণ/ Age proof of the applicant.
- ঋণ লোৱাজনে প্ৰদান কৰিবলগীয়া দৰমহাৰ পৰা কিস্তিৰ ধন কৰ্তন কৰি একেখিনি বেংকলৈ প্ৰেৰণ কৰা অপ্রত্যাহাৰযোগ্য আদেশ।
An irrevocable mandate by the borrower to deduct the instalment amount from the salary payable and remit the same to the Bank.
- ইচিএছৰ আদেশ য'তেই প্ৰযোজ্য/ ECS mandate wherever applicable.
বেংকৰ প্ৰয়োজন অনুসৰি আন যিকোনো নথিপত্ৰ/
Any other documents as required by the Bank.

খ) ব্যৱসায়িক শ্ৰেণী/স্বনিয়োজিত:/ Business Class/Self-Employed:

- বয়সৰ প্ৰমাণ, ঠিকনাৰ প্ৰমাণ/Proof of age, Address Proof
- পেন কাৰ্ড (ফটো কপি)/ PAN Card (Photo Copy)
- দুখন পাছপ'ৰ্ট আকাৰৰ ফটো/Two passport size photographs.
- যোৱা ৩ বছৰৰ বাবে বেলেঞ্চ শীট আৰু পি এণ্ড এল এ/চি। দূত ৩ বছৰৰ বাবে ITR/ITAO
Balance Sheet and P&L A/C for last 3 years. ITR/ITAO for last 3 years.
- যদি কৃষি আয় আইটিআৰত অন্তৰ্ভুক্ত কৰা হয়, ভূমিৰ ৰেকৰ্ডৰ প্ৰতিলিপি।
In case agricultural income is also included in ITR, Copy of land records.
- ব্যৱসায়ৰ প্ৰকৃতিৰ ওপৰত চমু টোকা, প্ৰতিষ্ঠাৰ বছৰ, বৰ্তমানৰ বেংকাৰ, সংস্থাৰ ৰূপ, আবেদনকাৰীয়ে নিয়োজিত হোৱাৰ ক্ষমতা আৰু আবেদনকাৰীৰ নিকা সম্পত্তি।
Brief Note on the nature of Business, Year of establishment, Present Banker, Form of organization, Capacity in which applicant is engaged and net worth of applicant.
- য'ত পাৰ্টিয়ে আমাৰ লগত এচবি/চিএ ৰক্ষণাবেক্ষণ কৰা নাই, তেন্তে পাৰ্টিয়ে এ/চি ৰক্ষণাবেক্ষণ কৰা বেংকত যোৱা ৬ মাহৰ একাউণ্টৰ শীট পাছ কৰক।
Where party is not maintaining SB/CA with us, then pass sheet of past 6 months of account at Bank where party is maintaining a/c.
- য'ত ব্যৱসায়ৰ বাবে স্থানীয় /চৰকাৰৰ পৰা অনুজ্ঞাপত্ৰৰ প্ৰয়োজন হয়। কৰ্তৃপক্ষ, সেই অনুজ্ঞাপত্ৰৰ কপি।
Wherever business requires licensing from local /Govt. authority, copy of that license.

বেংকৰ প্ৰয়োজন অনুসৰি আন যিকোনো নথিপত্ৰ।

Any other documents as required by the Bank.

মাৰ্জিনৰ বিৱৰণ/ DETAILS OF MARGIN

মাৰ্জিন /Margin:

১) কানাডা বাহন/Canara Vehicle ৪ ছুইলাৰ / 4 Wheeler ক. বৰ্তমানৰ গ্ৰাহকসকল Existing Customers (১ বছৰৰ সন্তোষজনক লেনদেন) (1 year satisfactory dealing)	১০.০০ লাখ টকা পৰ্যন্ত ঋণৰ বাবে ১০% / 10% - for loan upto Rs.10.00 lacs ১০.০০ লাখ পৰ্যন্ত আৰু ২৫.০০ লাখ টকা ওপৰৰ ঋণৰ বাবে ১৫% / 15% - for loan above Rs.10.00 lacs & upto Rs.25.00 lacs ২৫.০০ লাখ টকাৰ ওপৰৰ ঋণৰ বাবে ২০% /20% - for loans above Rs.25.00 lacs Internal ১০.০০ লাখ টকা পৰ্যন্ত ঋণৰ বাবে ২০% / / 20% - for loan upto Rs.10.00 lacs
--	---

প্ৰি মালিকানাধীন বাহনৰ বাবে: ঋণৰ পৰিমাণৰ পৰিমাণ For Pre Owned VEHICLE: Quantum of Loan Amount	বিক্ৰেতা আৰু ক্ৰেতাৰ মাজত চুক্তিবদ্ধ মূল্যৰ ৬০% বা অটোমোবাইল অভিযন্তা মূল্যায়ন কৰা মূল্যৰ ৬০% বা বাহনখনৰ মূল ক্ৰয় মূল্যৰ ৬০% বা ৫০% টকা। ১৫.০ লাখ: যিটো কম। 60% of the price agreed between the seller and buyer OR 60% of the value assessed by automobile engineer OR 60% of the original purchase price of the vehicle OR Rs. 15.00 lakhs: whichever is lower.
--	--

২) ২ ছুইলাৰ 2 Wheeler		বৰ্তমানৰ (১ বছৰৰ বাবে সন্তোষজনক লেনদেন) Existing (Satisfactory dealing for 1 year)	নতুন গ্ৰাহক New Customers
ঋণৰ পৰিমাণৰ পৰিমাণ Quantum of Loan Amount	বেতনপ্ৰাপ্ত Salaried	চালানৰ মূল্যৰ মূল্যৰ ৮০% অথবা বাৰ্ষিক নিকা আয়ৰ ৫০%, যিটো কম 80% of value of Invoice Value OR 50% of Annual Net Income, whichever is less	চালানৰ মূল্যৰ মূল্যৰ ৭০% অথবা বাৰ্ষিক নিকা আয়ৰ ৫০%, যিটো কম 70% of the Invoice value OR 50% of the Annual Net Income, whichever is less
	অ- বেতনপ্ৰাপ্ত Non Salaried	চালানৰ মূল্যৰ মূল্যৰ ৭৫% অথবা বাৰ্ষিক নিকা আয়ৰ ৫০%। যিটো কম 75% of the Invoice value OR 50% of the Annual Net Income. whichever is less	চালানৰ মূল্যৰ মূল্যৰ ৬৫% অথবা বাৰ্ষিক নিকা আয়ৰ ৫০%, যিটো কম 65% of the Invoice value OR 50% of the Annual Net Income, whichever is less

- ii. খুচুৰা ঋণ ঋণৰ সৈতে জড়িত প্ৰস্তাৱ প্ৰক্ৰিয়াকৰণৰ বাবে প্ৰদান কৰিবলগীয়া মাচুল/চাৰ্জ আদি:
Fees/charges etc., payable for processing proposal relating to Retail Lending Loans:

- ১) প্ৰক্ৰিয়াকৰণৰ চাৰ্জ (ঋণৰ আবেদন প্ৰ-পত্ৰ দাখিল কৰাৰ সময়ত আবেদনকাৰীয়ে পৰিশোধ কৰিব লাগিব)
Processing charges (to be paid by the applicant at the time of submission of loan application form)

১/ কানাডা বাহন - ৪ চকা Canara Vehicle - 4 Wheeler ২ চকা 2 Wheeler	০.২৫% ঋণৰ পৰিমাণৰ নূন্যতম ১,০০০/- আৰু সৰ্বোচ্চ ৫,০০০/- টকা। ০.২৫% ঋণৰ পৰিমাণৰ নূন্যতম ২৫০/- আৰু সৰ্বোচ্চ ১,০০০/- টকা। 0.25% of Loan Amount Min. Rs. 1,000/- & Max. Rs. 5,000/- 0.25% of Loan Amount Min. Rs. 250/- & Max. Rs. 1,000/-
২/ কানাডাৰ বাজেট Canara Budget	০.৫০% ঋণৰ পৰিমাণৰ নূন্যতম ১,০০০/- আৰু সৰ্বোচ্চ ৫,০০০/- টকা। 0.50% of Loan Amount Min. Rs. 1,000/- & Rs. Max. Rs. 5,000/-
৩/ স্বৰ্ণ ঋণ Swarna Loan	১% ঋণৰ পৰিমাণৰ নূন্যতম ১০০০/- টকা আৰু সৰ্বোচ্চ ৫০০০/- টকা 1% of the Loan Amount Min. Rs 1000/- Max. Rs. 5000/-
৪/ শিক্ষকৰ ঋণ Teachers Loan	১% ঋণৰ পৰিমাণৰ নূন্যতম ৫০/- টকা। 1% of the loan amount with a minimum of Rs. 50/-
৫/ কানাডা পেন্সন Canara Pension	এনআইএল / NIL
মন কৰিবলগীয়া যে ঋণ লোৱাসকলে প্ৰচেছিং চাৰ্জৰ ক্ষেত্ৰতো প্ৰযোজ্য জি এছ টি দিব লাগিব It may be noted that borrowers also need to pay applicable GST on processing Charges	

প্ৰচেছিং চাৰ্জ ঘূৰাই দিয়া/Refund of Processing Charges:

বেংকৰ দ্বাৰা অনুমোদন নিদিয়াৰ ক্ষেত্ৰত সম্পূৰ্ণ ধন ঘূৰাই দিয়া হ'ব
In case of non-sanction by the Bank will be refunded in full.

আংশিক অনুমোদনৰ ক্ষেত্ৰত প্ৰ-ৰাটা প্ৰচেছিং চাৰ্জ ঘূৰাই দিয়া হ'ব
In case of part sanction Pro-rata processing charges will be refunded

ঋণৰ সুবিধা নোহোৱাৰ ক্ষেত্ৰত বেংকে প্ৰস্তাৱ নাকচ কৰিলেহে প্ৰক্ৰিয়াকৰণ চাৰ্জ ঘূৰাই দিয়া। ঋণগ্ৰহণকাৰীয়ে অনুমোদন

In case of non-availment of loan Refund of Processing Charges only if the proposal is turned down by the Bank. If refund is permissible if the borrower fails to avail the loan/limit sanctioned or to comply with the Bank's requirements furnishing the necessary information/documents.

২/ পরিদর্শনৰ চার্জ / Inspection Charges:

কানাড়া বাহন ঋণ আৰু অন্যান্য খুচুৰা ঋণ (বন্ধক/কল্পনা-কল্পনাৰ দ্বাৰা সুৰক্ষিত) Canara Vehicle Loans and other Retail Loans (Secured by Mortgage/Hypothecation)	
স্লেব/SLAB	চার্জ/CHARGES
১০ লাখ টকা পৰ্যন্ত Upto Rs. 10 lacs	২০০/- প্রতি পরিদর্শন প্রতিজন ঋণগ্রহণকাৰীক সৰ্বাধিক ঋণ বন্ধ নোহোৱালৈকে বছৰ ৬০০/- টকা। Rs. 200/- per inspection per borrower with a maximum of Rs. 600/- per year till the closure of the loan.
১০ লাখ টকাৰ ওপৰত Above Rs. 10 lacs	প্রতিজন ঋণগ্রহণকাৰীৰ প্রতি পরিদর্শনৰ বাবে ৩০০/- টকা বা ঋণ বন্ধ নোহোৱালৈকে যিটো বেছি হয়, প্রকৃত খৰচ। Rs. 300/- per inspection per borrower or actual expenses incurred whichever is higher till the closure of the loan.

পকেটৰ বাহিৰত খৰচ যদি আছে তেন্তে পৃথকে সংগ্ৰহ কৰিব লাগিব।
Out of Pocket Expenses if any to be collected separately.

তলত দিয়া মাচুলৰ বাবে প্রকৃত চার্জ গ্রাহকে ওপৰৰ মাচুলৰ উপৰিও দিব লাগিব:

Actual charges for the following will be payable by the customer in addition to the above fees:

ক. প্রাক-অনুমোদন:

Pre-sanction:

- ১) চিবিএল: ব্যক্তিগত চিআইআৰ চার্জ প্রতি প্রতিবেদনত @ ৫০/ টকা
বাণিজ্যিক চি আই আৰ ৫০০/- টকা + জি এছ টি
CIBIL: Individual CIR Charges @ Rs. 50/- per report
Commercial CIR Rs 500/- + GST
- ২/ আবেদনকাৰীয়ে প্রদান কৰিবলগীয়া ভেটিং চার্জ।
Vetting Charges payable by the applicants
- ৩/ বেংক পেনেল মূল্যায়ক / Banks Panel valuer
- ৪/ সময়ে সময়ে নির্দিষ্ট কৰা আন যিকোনো চার্জ/মাচুল।
Any other charges/fees specified from time to time.

খ. পদৰ অনুমোদন /Post sanction :

- ১/ বিক্রেতাক পোনপটীয়াকৈ ঋণ প্রদানৰ বাবে ৰেমিটেন্স চার্জ।
Remittance charges for loan disbursement directly to the vendor.
- ২/ বিভিন্ন ধৰণৰ জাননীৰ চার্জ প্রেৰণ কৰা
Sending different type of notices charges.
- ৩/ অতিৰিক্ত ধনৰ ওপৰত ২% জৰিমনা আদায় কৰা হ'ব
2% penalty will be charged on overdue amount.
- ৪/ সময়ে সময়ে নির্দিষ্ট কৰা আন যিকোনো চার্জ/মাচুল
Any other charges/fees specified from time to time.

ভাড়া ঋণ আবেদনৰ বাবে নির্ধাৰিত সময়ৰ নিয়মসমূহ হ'ল :

The time norms stipulated for Rental Loan Application are

ক্রমিক নং SI No.	ঋণৰ সুবিধাৰ প্রকৃতি Nature of Credit facilities	সময়ৰ নিয়ম* Time Norms*		
		শাখা/আৰ এ এইচ/এ এইচ এল চিত নিষেধাজ্ঞা Sanctions at Branch/RAH/AHLC	চাৰ্কলত ছেকচনসমূহ Sections at Circle	এইচ অ'ত অনুমোদন Sanction at HO
১	কানাডা বাহন Canara Vehicle	৭ দিন /7 days	১৫ দিন /15 days	২ৰ পৰা ৩ সপ্তাহ 2 to 3 weeks
২	কানাডাৰ বাজেট Canara Budget	৭ দিন /7 days	১৫ দিন /15 days	2 to 3 weeks
৩	শিক্ষকৰ ঋণ Teacher's Loan	৭ দিন /7 days	১৫ দিন /15 days	2 to 3 weeks

*জমা দিয়াৰ তাৰিখৰ পৰা কৰ্মদিন/সপ্তাহৰ সংখ্যা মিছড কল দি থাকিব পাৰিব

*Number of working days/weeks from the date of submission can be had by giving a Missed Call.

মোবাইল নম্বৰ:- কোনটো প্রডাক্টৰ তথ্য মিছড কল দি লাভ কৰিব পাৰি

Mobile Numbers on which product information can be had by giving a Missed Call

সামগ্ৰী /Product	Mobiie Number
গৃহ নিৰ্মাণ ঋণ Housing Loan	০৯০১৫৬৩৭৬৩৭ 09015637637
গৃহ নিৰ্মাণ ঋণ - প্রবাসী ভাৰতীয় Housing Loan - NRIs	০৯০১৫৭৭৮৬৬৮ 09015778668
কানাডা বাহন Canara Vehicle	০৯০১৫৬৪২৬৪২ 09015642642

টোকা: ওপৰৰ চৰ্ত আৰু নিয়মসমূহ সলনি হ'ব পাৰে আৰু এই নির্দেশনাসমূহ গ্রাহকে পূৰণ কৰিবলগীয়া অনুমোদনৰ তাৰিখ অনুসৰি প্রযোজ্য।

Note: The above Terms & Conditions are subject to change and these guidelines applicable as on the date of sanction to be fulfilled by the customers.

কানাডা বেংক



Canara Bank

প্রতি

..... শাখা

স্বীকৃতি (ক্রেডিট সুবিধাৰ বাবে আবেদন গ্ৰহণৰ বাবে)

মহাশয়,

আমি আপোনাৰ ক্রেডিট সুবিধাৰ বাবে আবেদন লাভ কৰা বুলি স্বীকাৰ কৰোঁ।

উক্ত আবেদনখনৰ ওপৰত আমাৰ সিদ্ধান্ত এতিয়াৰ পৰা দিন / সপ্তাহৰ ভিতৰত প্ৰেৰণ কৰাটো আমাৰ প্ৰচেষ্টা কৰা হ'ব।

আপোনাৰ এই প্ৰস্তাৱ আমাৰ উচ্চ কৰ্তৃপক্ষৰ ক্ষমতাৰ ভিতৰত পৰে। সেয়েহে, এতিয়াৰ পৰা দিন/সপ্তাহৰ ভিতৰত ইয়াৰ ওপৰত আমাৰ সিদ্ধান্ত প্ৰকাশ কৰাটো আমাৰ প্ৰচেষ্টা হ'ব। কিন্তু এই সময়ছোৱাত এই দুটা কাৰ্যালয়ৰ মাজৰ ট্ৰেনজিট সময় আৰু আবেদন প্ৰক্ৰিয়াকৰণৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত তথ্য/নথি-পত্ৰ সংগ্ৰহ কৰিবলৈ লোৱা সময় বাদ দিয়া হৈছে।

স্থান:

তাৰিখ:

পৰিচালক/জ্যেষ্ঠ পৰিচালক/মুখ্য পৰিচালক (শাখাৰ ছীল)

আবেদন ইনৱাৰ্ড নং /তাৰিখ

ইয়াত কাটিব

কানাডা বেংক



Canara Bank

প্রতি

..... শাখা

স্বীকৃতি (ক্রেডিট সুবিধাৰ বাবে আবেদন গ্ৰহণৰ বাবে)

মহাশয়,

আমি আপোনাৰ ক্রেডিট সুবিধাৰ বাবে আবেদন লাভ কৰা বুলি স্বীকাৰ কৰোঁ।

উক্ত আবেদনখনৰ ওপৰত আমাৰ সিদ্ধান্ত এতিয়াৰ পৰা দিন / সপ্তাহৰ ভিতৰত প্ৰেৰণ কৰাটো আমাৰ প্ৰচেষ্টা কৰা হ'ব।

আপোনাৰ এই প্ৰস্তাৱ আমাৰ উচ্চ কৰ্তৃপক্ষৰ ক্ষমতাৰ ভিতৰত পৰে। সেয়েহে, এতিয়াৰ পৰা দিন/সপ্তাহৰ ভিতৰত ইয়াৰ ওপৰত আমাৰ সিদ্ধান্ত প্ৰকাশ কৰাটো আমাৰ প্ৰচেষ্টা হ'ব। কিন্তু এই সময়ছোৱাত এই দুটা কাৰ্যালয়ৰ মাজৰ ট্ৰেনজিট সময় আৰু আবেদন প্ৰক্ৰিয়াকৰণৰ বাবে প্ৰয়োজনীয় অতিৰিক্ত তথ্য/নথি-পত্ৰ সংগ্ৰহ কৰিবলৈ লোৱা সময় বাদ দিয়া হৈছে।

স্থান:

তাৰিখ:

পৰিচালক/জ্যেষ্ঠ পৰিচালক/মুখ্য পৰিচালক (শাখাৰ ছীল)

আবেদন ইনৱাৰ্ড নং /তাৰিখ

Internal

.....Branch

.....
.....

ACKNOWLEDGMENT (FOR RECEIPT OF APPLICATION FOR CREDIT FACILITY)

Dear Sir,

We acknowledge receipt of your application for credit facility.

It will be our endeavour to convey our decision on the said application within days / weeks from now.

Your proposal falls within the powers of our higher authorities. Hence, it will be our endeavour to convey our decision thereon within days/weeks from now. However, this period is exclusive of transit period between these two offices and the time taken by them to collect the additional details/documents needed by them to process the applications.

Place:

Date:

Manager/Senior Manager/Chief Manager (Branch Seal)

APPLICATION INWARD NO. /DATE	
------------------------------	--

TEAR HERE

.....Branch

.....
.....

ACKNOWLEDGMENT (FOR RECEIPT OF APPLICATION FOR CREDIT FACILITY)

Dear Sir,

We acknowledge receipt of your application for credit facility.

It will be our endeavour to convey our decision on the said application within days / weeks from now.

Your proposal falls within the powers of our higher authorities. Hence, it will be our endeavour to convey our decision thereon within days/weeks from now. However, this period is exclusive of transit period between these two offices and the time taken by them to collect the additional details/documents needed by them to process the applications.

Place:

Date:

Manager/Senior Manager/Chief Manager (Branch Seal)

APPLICATION INWARD NO. /DATE	
------------------------------	--